

অধিসূচনা
ভাৰতীয় ৰিজাৰ্ড বেংক

আৰ বি আই/২০০৭-০৮/৩০৯

ডি বি অ ডি.নং.এল ই জি বি চি. ৮১/০৯.০৭.০০৫/২০০৭-০৮

২ মে, ২০০৮

প্ৰতি

সকলো অনুসৃতীত বাণিজ্যিক বেংক
(আঞ্চলিক গ্রাম্য বেংকসমূহ ব্যতিৰেকে)

মহাশয়,

বেংকসমূহত ওজৰ আপত্তি নিষ্পত্তিকৰণ ব্যৱস্থা

ডি বি অ ডি.নং.এল ই জি বি চি.৬০/০৯.০৭.০০৫/২০০৬-০৭, তাৰিখ ২২
ফেব্ৰুৱাৰী, ২০০৭ৰ ওজৰ আপত্তি বিশ্লেষণ তথা প্ৰকাশৰ নিৰ্দেশনা সম্বলিত
অধিসূচনাখন মন কৰিব। এই সন্দৰ্ভত উল্লেখযোগ্য যে, বেংকসমূহত অভিযোগ
নিষ্পত্তিকৰণৰ উপযুক্ত কাৰ্য্যব্যৱস্থা থাকিলেহে অভিযোগসমূহৰ প্ৰকৃত বিশ্লেষণ
তথা প্ৰকাশকৰণ সম্ভৱ হ'ব। সেয়েহে বেংকৰ গ্ৰাহক তথা অংশীদাৰ সকলৰ
পৰা অহা যিকোনো ধৰণৰ অভিযোগ বা ওজৰ আপত্তি শীঘ্ৰে নিষ্পত্তিকৰণৰ
উদ্দেশ্যে বেংকসমূহক এক অভিযোগ নিষ্পত্তিকৰণ ব্যৱস্থা কাৰ্য্যকৰী কৰিবলৈ
পৰামৰ্শ দিয়া হৈছে।

২. বেংকসমূহক লগতে পৰামৰ্শ দিয়া হৈছে যে,

- (১) গ্ৰাহকসকলে তেওঁলোকৰ অভিযোগ সহজে লিপিবদ্ধ কৰিব পৰাকৈ বেংকৰ
সকলোৰে দৃষ্টিবদ্ধ হোৱা স্থানত অভিযোগ বহী এখন বখা উচিত।
- (২) পত্ৰ অথবা প্ৰ-পত্ৰযোগে অহা অভিযোগৰ প্ৰাপ্তিস্থীকাৰ ব্যৱস্থা থকা উচিত।
- (৩) বিভিন্ন পৰ্যায়ত লাভ কৰা অভিযোগসমূহ নিষ্পত্তিৰ সুনিৰ্দিষ্ট সময় সীমা
থকা উচিত।

(৪) গ্রামাঞ্চলের পৰা অহা অভিযোগ সমূহৰ লগতে অগ্রাধিকাৰ খণ্ডৰ আৰ্থিক
সহযোগিতা আৰু চৰকাৰৰ দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচী সম্পর্কীয় অভিযোগো
এনে ব্যৱস্থাৰ গান্ধীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা উচিত।

(৫) অভিযোগ নিষ্পত্তিকৰণ ব্যৱস্থাটো অধিক কাৰ্যকৰী কৰাৰ উদ্দেশ্যে
অভিযোগ

নিষ্পত্তিকৰণৰ বাবে যোগাযোগ কৰিবলগীয়া বিষয়াৰ নাম, ঠিকনা, টেলিফোন
নম্বৰ, ফেক্স নম্বৰ, ই-মেইল ঠিকনা আদি বেংকৰ প্রত্যেক শাখাৰ উপযুক্ত
ঠাইত প্ৰদৰ্শিত হোৱা উচিত।

৩. তদুপৰি, ২২ ফেব্ৰুৱাৰী, ২০০৭ৰ বি চি.৬০ অধিসূচনাৰ অধীনত বেংকসমূহে
অভিযোগৰ সংখ্যাৰ লগতে বিভীয় ফলাফলৰ সংক্ষিপ্ত বিৱৰণ প্ৰকাশ কৰা
উচিত। এই বিৱৰণত শাখা কাৰ্য্যালয়, মুখ্য কাৰ্য্যালয় আদি সকলোতে অহা
অভিযোগৰ বিৱৰণ লিপিবদ্ধ হোৱা উচিত। অৱশ্যে অভিযোগ প্ৰাপ্তিৰ পিছনিই
নিষ্পত্তি হোৱা অভিযোগৰ বিৱৰণ লিপিবদ্ধ কৰাৰ প্ৰয়োজন নাথাকো। এনে
কাৰ্য্যৰ দ্বাৰা বেংক আৰু বেংকৰ শাখা সমূহক পিছনিখনৰ ভিতৰতে অভিযোগ
নিষ্পত্তিকৰণৰ ক্ষেত্ৰত উদগান দিব বুলি ভবাৰ থল অছে।

৪. যিবোৰ অভিযোগ এমাহৰ ভিতৰত নিষ্পত্তি নহয়, সংশ্লিষ্ট শাখা/নিয়ন্ত্ৰণী
কাৰ্য্যালয়ে সেইবোৰ অভিযোগৰ প্ৰতিলিপি সংশ্লিষ্ট সম্পর্ক বিষয়া (Nodal
Officer)লৈ বেংকিং লোকপাল আঁচনি (Banking Ombudsman Scheme)ৰ
অধীনত প্ৰেৰণ কৰা উচিত আৰু অভিযোগটিৰ নিষ্পত্তি কৰণত সময়ে সময়ে
লাভ কৰা অগ্রগতিৰে তেওঁক পৰিপুষ্ট কৰা উচিত। এনে কাৰ্য্যই সম্পর্ক বিষয়াক
আপন্তিটোৰ সম্পৰ্কত বেংকিং লোকপালৰ পৰা অহা যিকোনো সন্ধাৰ্ত দক্ষতাৰে
কাৰ্যকৰী কৰাত সহায় কৰিব। এই সন্ধাৰ্ত সংশ্লিষ্ট বেংকে অভিযোগকাৰীক
বেংকৰ দ্বাৰা লোৱা ব্যৱস্থাত সন্তুষ্টি লাভ নকৰিলে সংশ্লিষ্ট বেংকিং লোকপালৰ
ওচৰলৈ যোৱাৰ অধিকাৰৰ বিষয়ে জনোৱাটো আৱশ্যক। সেয়েহে নিষ্পত্তিকৰণ
সংক্ৰান্তত গ্ৰাহকলৈ প্ৰেৰণ কৰা অন্তিম পত্ৰত অভিযোগকাৰীয়ে যে সংশ্লিষ্ট
বেংকিং লোকপাললৈও যে অভিযোগটি উথাপন কৰিব পাৰে এই বিষয়ে উল্লেখ
কৰিব। সংশ্লিষ্ট বেংকিং লোকপাল গৰাকীৰ সম্পূৰ্ণ বিবৰণ অন্তিম পত্ৰটি
উল্লেখ থকা উচিত।

৫. বিজ্ঞাপন আৰু নিজ নিজ ৱেবচাইটত অন্তৰ্ভুক্তকৰণৰ দ্বাৰা আপন্তি
নিষ্পত্তিকৰণ ব্যৱস্থাৰ ব্যাপক প্ৰচাৰৰ বাবেও বেংক সমূহক পৰামৰ্শ দিয়া হৈছে।

আপোনোৰ বিশ্বাসী

(প্রশান্ত চৰণ)

ভাৰপাল্প মুখ্য মহা প্ৰবন্ধক